

আৰ বি আই জাননী নং ২৪৯/২০০৭-০৮

উল্লেখ নং ডি জি বি এ. চি ডি ডি/ এইছ ৯৩৬২/ ১৩.০৪.১৩৭/২০০৭-০৮

ফেব্ৰুৱাৰী ২৭, ২০০৮

৮ ফাগুন, ১৯২৯ (শক)

মহা প্ৰৱন্ধক

ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু সহযোগী বেংকসমূহ

আৰু ১৭ টা ৰাষ্ট্ৰীয়কৃত বেংক

আই চি আই চি আই বেংক লি:/ আই ডি বি আই লি:/ এইচ ডি এফ চি বেংক লি:/ এক্সিছ
বেংক লি: ষ্টক হল্ডিং কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লি:

মহোদয়,

৬.৫% চেভিংচ বণ্ড, ২০০৩ (কৰ ৰহিত)ৰ পৰিশোধ

অনুগ্ৰহ কৰি ৬.৫% চেভিংচ বণ্ড ২০০৩ (কৰ ৰহিত) জাৰি সন্দৰ্ভত ১৫ মাৰ্চ, ২০০৩ তাৰিখে
আমাৰ ঋণ জাননী চি অ ডি টি ১৩.০১.২৯৮/ এইচ ৩৫৬৬/২০০২-০৩ৰ উল্লেখ লওঁকা
১৫.৩.২০০৩ তাৰিখে ভাৰত চৰকাৰৰ অধিসূচনা নং এফ.৪(৯) ডব্লিউ এণ্ড এম/২০০৩ যোগে
জাৰি কৰা এই বণ্ডসমূহ ২৪ মাৰ্চ, ২০০৮ৰ পৰা ব্যক্তিগত বিনিয়োগকাৰীৰ তাৰিখ অনুযায়ী
পৰিশোধৰ বাবে পৰিপক্ক হ'ব। ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ৰ নতুন দিল্লীস্থ অৰ্থনৈতিক পৰিক্ৰমা
বিভাগে ২২ ফেব্ৰুৱাৰী, ২০০৮ তাৰিখে জাৰি কৰা প্ৰেছ ইস্তাহাৰখন আপোনাৰ জ্ঞাতাৰ্থে ইয়াৰ লগত
দিয়া হ'ল। বণ্ড লেজাৰ একাউণ্টৰ (বি এল এ) অধীনত ৰখা এই বণ্ডসমূহৰ পৰিশোধ সন্দৰ্ভত
এজেণ্ডি বেংকসমূহে কটকটীয়াকৈ অনুসৰণ কৰিবলগীয়া সাধাৰণ কাৰ্যবিধিবোৰ তলত উল্লেখ কৰা
হ'ল:-

১. **বিনিয়োগকাৰীসকললৈ পৰামৰ্শ প্ৰেৰণ:** বি এল এত বিনিয়োগ কৰা তাৰিখৰ এমাহ আগতে
বণ্ড ধাৰকসকলক তেওঁলোকৰ বণ্ডৰ সমাগত পৰিপক্কতা আৰু পৰিশোধ সম্পৰ্কে অনুবন্ধ ১
(প্ৰতিলিপি গাঁঠি দিয়া হৈছে) আৰ্হি অনুযায়ী জনাব লাগিব। এনে পৰামৰ্শপত্ৰ ৰেজিষ্টাৰ্ড/স্পীড
পষ্টযোগে পঠিয়াব লাগিব। পৰিশোধবন্ধৰ পৰা মুক্ত বি এন এৰ ক্ষেত্ৰতহে পৰামৰ্শপত্ৰ পঠিওৱাটো
নিশ্চিত কৰিব লাগিব।

২. **পৰিপক্কতা পৰৱৰ্তী সুদ:** আমাৰ ১৫ মাৰ্চ, ২০০৩ তাৰিখৰ ঋণ জাননীৰ ১৫ দফাত কোৱাৰ দৰে
এই বণ্ডসমূহ বিক্ৰীৰ তাৰিখৰ পৰা পাঁচবছৰ পূৰ্ণ হোৱাৰ অন্তত পৰিশোধযোগ্য হ'ব। বণ্ড পৰিপক্ক
হোৱাৰ পিছত কোনো সুদ দিয়া নহ'ব। সেয়ে, উপৰোক্ত পৰামৰ্শ পত্ৰত এই বিনিয়োগৰ বাবে
পৰিপক্কতা লাভৰ পিছৰ সময়ছোৱাত সুদ পোৱা নাযাব বুলি বিনিয়োগকাৰীসকলৰ স্পষ্টভাৱে
জানাবলৈ আপোনালোকক অনুৰোধ জনালো।

৩. বিনিয়োগকাৰীৰ দ্বাৰা প্ৰমাণপত্ৰৰ দায়মুক্তি

(১) চৰকাৰী প্ৰতিভূতি বিনিয়মাৱলী ২০০৭ৰ বিনিয়ম ২৪ (২) (খ) অনুযায়ী (যাৰ প্ৰতিলিপি আমাৰ ৭ ডিচেম্বৰ ২০০৭ তাৰিখৰ চিঠি নং ডি জি বি এ চি ডি ডি এইচ ৬২৯৮/১১.২৯.০০২/২০০৭-০৮ যোগে আপোনালৈ প্ৰেৰণ কৰা হৈছে), বণ্ড লেজাৰ একাউণ্ট (BLA)ৰ আকাৰত ৰখা চৰকাৰী প্ৰতিভূতিৰ পঞ্জীভুক্ত ধাৰকসকলক তেওঁলোকৰ পৰিপক্ক ৰাশি পে-অৰ্ডাৰ যোগে অথবা ইলেকট্ৰনিক পদ্ধতিৰে লেনদেনৰ সুবিধা থকা যিকোনো বেংকৰ একাউণ্ট থকা ধাৰকসকলক পোনপটীয়াকৈ আদায় দিয়া হ'ব। ইয়াৰ বাবে বণ্ড ধাৰকসকলে বিনিয়ম ২৪(২)(ঘ)ৰ চৰ্তমতে এজেক্টিং বেংকবোৰক নিজৰ বেংক একাউণ্টৰ তথ্যপাতি দাখিল কৰিব লাগিব। এই বিনিয়মৰ ফলত বিনিয়োগকাৰীসকলে বণ্ডৰ পৰিশোধপ্ৰাপ্তিৰ কাৰণে অনুবন্ধ ১ক দাখিল কৰাৰ আৱশ্যকতা নাথাকিব আৰু এজেক্টিং বেংকবোৰে পৰিপক্ক বণ্ড নিৰ্দিষ্ট তাৰিখত স্বয়ংক্ৰিয়ভাৱে প্ৰতিদান কৰাত আৰু প্ৰদান পৰামৰ্শ পঠোৱাত সুবিধা হয়। দেয় তাৰিখত স্বয়ংক্ৰিয় প্ৰতিদানৰ সুবিধাৰ্থে, যিসকল BLA ধাৰকৰ একাউণ্ট বিৱৰণ আপোনাৰ হাতত নাই, তেওঁলোকৰ একাউণ্টলৈ ইলেকট্ৰনিক মাধ্যমেৰে প্ৰাপ্য ৰাশি জমা দিবৰ কাৰণে সংশ্লিষ্ট তথ্যপাতিৰ লগতে এখন আঞ্জাপত্ৰ দাখিল কৰিবলৈ ক'ব পাৰে। এনে আঞ্জাপত্ৰ অবিহনে অনুবন্ধ ১ কত দায়মুক্তিৰ বিপৰীতে বণ্ডৰ ৰাশি পৰিশোধ কৰিব। বিনিয়োগকাৰীসকলে দাখিল কৰিবলগীয়া সংশোধিত ৰূপৰ পৰিপক্কতাপক পৰামৰ্শ (অনুবন্ধ ১) আৰু পৰামৰ্শ পত্ৰৰ লগতে আঞ্জাপত্ৰৰ প্ৰতিলিপি ইয়াৰ লগত দিয়া হ'ল।

২) বৰ্তমান নিৰ্দেশাৱলীমতে বিনিয়োগকাৰীসকলে নিজৰ PAN/GIR নম্বৰৰ সবিশেষ দাখিল কৰিব লাগিব অথবা PAN/GIR নম্বৰ নাথাকিলে যদিহে পৰিশোধ্য ৰাশি ১লাখ টকাৰ অধিক নহয়, প্ৰপত্ৰ নং ৬০ যোগে ঘোষণাপত্ৰ দাখিল কৰিব লাগিব।

৪. বিনিয়োগকাৰীক প্ৰদান

(১) পৰিশোধৰ বাবে প্ৰাপ্তিপত্ৰ (অনুবন্ধ ১) যথেষ্ট আগতে দাখিল কৰিলেও দায়মুক্তি ৰাশিৰ প্ৰকৃত প্ৰদান দেয় তাৰিখতহে কৰিব লাগিব আৰু ইলেকট্ৰনিক পদ্ধতিৰে প্ৰদান কৰিবলগীয়া হ'লে দেয় তাৰিখতহে বিনিয়োগকাৰীৰ একাউণ্টত জমা দিব লাগিব, তাৰ আগতে নহয়। দেয় তাৰিখত ৰাজ্য চৰকাৰে নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট ১৮৮১ ৰ অধীনত বন্ধ ঘোষণা কৰিলে অথবা সেইদিনটো দেওবাৰ পৰিলে তাৰ আগৰ দিনাই পৰিপক্ক ৰাশি প্ৰদান কৰিব লাগিব।

(২) BLA পৰিচালনা কৰা সংশ্লিষ্ট শাখা বেংকেহে পৰিপক্ক ৰাশি পৰিশোধ কৰিব লাগিব। বিনিয়োগৰ তাৰিখ, ৰাশি আদি তথ্যপাতিবোৰ BLA ত স্পষ্ট উল্লেখ কৰি ৰাখি, প্ৰয়োজনসাপেক্ষে তদাৰকী বিষয়াৰ দ্বাৰা প্ৰমাণীকৃত কৰি ৰাখিব লাগিব।

(৩) একেটা BLA ৰ বিপৰীতে একাধিক বিনিয়োগ থাকিলে, প্ৰতিটো বিনিয়োগৰ প্ৰতিদান উল্লেখ কৰিব লাগিব আৰু নতুন ধাৰণ প্ৰবিৱৰণ (Statement of holding) উলিয়াই তাত প্ৰতিটো

বিনিয়োগৰ BLA নম্বৰ, তাৰিখ আৰু বাৰ্ষিক উল্লেখ কৰি বকেয়া ধন আৰু ধাৰণ-প্ৰবিৱৰণ যাতে একে হয় নিশ্চিত হ'ব লাগিব।

৫. প্ৰদান আদেশ বিতৰণ: প্ৰদান আদেশযোগে পৰিশোধ কৰিবলগীয়া হ'লে তাত প্ৰতিদানৰ তাৰিখ উল্লেখ কৰি আগতীয়াকৈ প্ৰস্তুত কৰি ৰাখিব লাগিব আৰু বিনিয়োগকাৰীয়ে অন্ততঃ এদিন আগতে পোৱাকৈ আৰু জ্যেষ্ঠ নাগৰিকে কমেও ৩ দিন আগতে পোৱাকৈ ব্যৱস্থা কৰিব লাগিব। ডাকযোগে পঠিওৱাৰ অনুৰোধ থাকিলে স্পীড/ ৰেজিষ্টাৰ্ড পোষ্টযোগেহে পঠিয়াব লাগিব।

৬. সুদ প্ৰদান: অসঞ্চয়ী আঁচনিৰ অধীনৰ BLA ৰ ক্ষেত্ৰত মূলধনৰ লগতে বিগত সময়ছোৱাৰ বাবে প্ৰযোজ্য সুদ দিব লাগিব। এনে বিনিয়োগৰ ক্ষেত্ৰত বিনিয়োগকাৰীয়ে আঙা ৰচিদ দিয়ক বা নিদিয়ক, পৰিপক্কতাৰ দিনটোত সুদৰ ৱাৰেণ্ট পঠিয়াব লাগিব আৰু তাৰ লগতে নিৰ্দিষ্ট তাৰিখত বিনিয়োগ পৰিপক্ক হ'ব বুলি বিনিয়োগকাৰীক জনাব লাগিব। বিনিয়োগকাৰীলৈ পঠিওৱা পৰামৰ্শ পত্ৰত “...../...../...../ (পৰিপক্কতাৰ তাৰিখৰ) পিছত এই বিনিয়োগৰ ওপৰত সুদ প্ৰযোজ্য নহ'ব” বুলি স্পষ্টভাৱে উল্লেখ থাকিব লাগিব।

৭. লেখাংকন: মূলধন আৰু সুদ সুকীয়াকৈ লেখাংকন কৰি প্ৰত্যেকৰে সুকীয়া নিৰ্ঘণ্ট (scrolls) উলিয়াই ৰাখিব লাগিব যাতে সময়ে সময়ে দি অহা নিৰ্দেশাৱলীৰ আধাৰত যুগুতোৱা এনে নথিৰ হিচাপ পৰীক্ষণ আৰু প্ৰমাণীকৰণ কৰিব পৰা হৈ থাকে।

৮. ভাৰত চৰকাৰক প্ৰতিবেদন: প্ৰাধিকৃত শাখাসমূহে সংযোগী কাৰ্যালয়ৰ যোগেদি কণ্ট্ৰ'লাৰ অফ একাউণ্টছ, অৰ্থনৈতিক পৰিক্ৰমা বিভাগ, বিভূ মন্ত্ৰণালয়, ভাৰত চৰকাৰ, নতুন দিল্লী) ক মাহেকীয়া ভিত্তিত আঁচনিৰ অধীনৰ BLA ৰ ক্ষেত্ৰত প্ৰদানকৰা ৰাশি আৰু অদত্ত ৰাশিৰ প্ৰবিৱৰণ দাখিল কৰিব লাগিব। ইয়াৰ বাবে প্ৰযোজ্য MOP ৰ অনুবন্ধ ১১ আৰু ১২ মতে মূলধন আৰু সুদৰ প্ৰদত্ত ৰাশিৰ সুকীয়া সুকীয়া নিৰ্ঘণ্ট (scrolls) প্ৰস্তুত কৰিব লাগিব।

৯. পৰিসীমাৰ PDOক প্ৰতিবেদন: পৰিসীমাৰ PDO লৈ পঠোৱা মাহেকীয়া প্ৰতিবেদনত অনুবন্ধ ৪ৰ ঘ অংশত পৰিশোধৰ সৱিশেষ থাকিবই লাগিব। ইয়াৰ লগতে মাহটোৰ MOP ৰ অনুবন্ধ ১২ মতে মূলধন আৰু সুদৰ বাবে সুকীয়াকৈ উলিওৱা scrolls দাখিল কৰিব লাগিব।

১০. CAS নাগপুৰৰ পৰা প্ৰতিপূৰ্তি: এজেক্সিৎ বেংকবোৰে নিজে আদায় দিয়া পৰিশোধৰ ক্ষেত্ৰতহে MOP ৰ দফা ১.১৪ আৰু ১.১৮ (ধাৰা ১) মতে প্ৰতিপূৰ্তিৰ বাবে দাবী উত্থাপন কৰিব পাৰে। সংশ্লিষ্ট সংযোগী কোষৰ জৰিয়তে মূলধন আৰু সুদৰ বাবে সুকীয়াকৈ যুগুতোৱা সংবন্ধ scroll ৰ সৈতে নাগপুৰৰ CAS লৈ এনে দাবী পঠিয়াব পাৰিব। পৰিশোধ কৰা সংখ্যা ১০০ শতাংশ শুদ্ধ বুলি আৰু সমগ্ৰ ৰাশি বিনিয়োগকাৰীক আদায় দিয়া হৈছে বুলি অভ্যন্তৰীণ/ সংগামী হিচাপ পৰীক্ষণৰ প্ৰমাণ পত্ৰ এখনো লগতে দিব লাগিব।

১১. নথিপত্ৰৰ সংৰক্ষণ: নথিপত্ৰৰ সংৰক্ষণ সন্দৰ্ভত MOPৰ দফা ১.২২ অনুযায়ী দিয়া নিৰ্দেশাৱলী কটকটীয়াভাৱে অনুসৰণ কৰিব লাগিব।

১২. ডেজিগনেটেড বেংকলৈ পৰামৰ্শ: যিহেতুকে সৰহভাগ শাখাই কম্পিউটাৰযোগে পৰিচালনা কৰিবলৈ লৈছে সেয়ে পৰিচালনাৰ পৰ্যায়ত যাতে কোনো আত্মকাল নহয় আৰু বিনিয়োগকাৰীক উন্নত গ্ৰাহক সেৱা দিবৰ কাৰণে ওপৰোক্ত নিৰ্দেশাৱলী মানি চলিব পৰাকৈ নিজৰ চিষ্টেমৰ আৱশ্যকীয় সালসলনি আগতীয়াকৈ কৰি থ'ব লাগিব। এই জননীৰ বিষয়বস্তুৰ বিষয়ে প্ৰাধিকৃত শাখাসমূহৰ জৰুৰীভাৱে দৃষ্টিগোচৰ কৰে যেন।

১৩. এই নিৰ্দেশাৱলী প্ৰাসঙ্গিকহে, স্বয়ং সম্পূৰ্ণ নহয়; সেয়ে চৰকাৰী চিকিউৰিটি আইন, ২০০৬ আৰু চৰকাৰী চিকিউৰিটি বিনিয়ম, ২০০৭ৰ MOP ত দিয়া নিৰ্দেশাৱলী চাই ল'ব। এই ক্ষেত্ৰত নিৰ্দিষ্টকৈ কিবা জানিবলগীয়া থাকিলে নাইবা কিবা সন্দেহ থাকিলে প্ৰাধিকৃত বেংক/শাখাই নিজৰ পৰিসীমাৰ PDO ৰ লগত যোগাযোগ কৰিব পাৰে।

১৪. এই জননীৰ প্ৰাপ্তি স্বীকাৰ কৰি ইয়াৰ অনুপালন নিৰীক্ষণ কৰে যেন।

আপোনাৰ বিশ্বাসী
(ড° বালু কে)
উপ মহা প্ৰৱন্ধক।

অনুবন্ধ ১

এজেন্সি বেংকৰ লেটাৰ হেডত

উল্লেখ নং:

তাৰিখ:

প্ৰতি

(বিনিয়োগকাৰীৰ নাম আৰু ঠিকনা)

মহাশয়া/মহাশয়,

৬.৫% চেভিংচ বণ্ড আঁচনি ২০০৩ (কৰ বহিত)ৰ পৰিশোধ

আপোনাক জনাওঁ যে উপৰোল্লিখিত আঁচনিৰ অধীনত আপোনাৰ বিনিয়োগৰাশি তলত দেখুওৱাধৰণে পৰিপক্কতাৰ অন্তত পৰিশোধযোগ্য হ'ব:-

বি.এল.এ.নং	বিনিয়োগৰ তাৰিখ	পৰিপক্কতাৰ তাৰিখ	মূলধন	সুদ	মুঠ ৰাশি
সৰ্বমুঠ					

২. বিনিয়োগকাৰীয়ে যদি চৰকাৰী চিকিউৰিটি বিনিয়মাৱলী ২০০৭ৰ বিনিয়ম ২৪ অনুযায়ী ইতিমধ্যে নিজৰ বেংক একাউণ্টৰ আৱশ্যকীয় তথ্য পাতি দাখিল কৰিছে, এই বিনিয়োগ আপোনাআপোনি প্ৰদত্ত হ'ব আৰু পৰিপক্কতাৰ তাৰিখত আপোনাৰ প্ৰাপ্য ৰাশি নিজৰ বেংক একাউণ্টত ইলেক্ট্ৰনিক পদ্ধতিৰে জমা হ'ব। পৰিশোধ বিচাৰি সুকীয়াকৈ দৰ্শাস্ত্ৰ/ দায়মুক্তি পত্ৰ আৰু মূল বি.এল.এ দাখিল কৰাৰ প্ৰয়োজন নাই।

৩. যিসকল বিনিয়োগকাৰীয়ে নিজৰ বেংক একাউণ্টৰ তথ্যপাতি দাখিল কৰা নাই, তেওঁলোকে মেণ্ডেট প্ৰপত্ৰমতে সেইখিনি লিখি প্ৰয়োজন সাপেক্ষে সংশ্লিষ্ট বেংকৰ দ্বাৰা প্ৰমাণীকৰণ কৰাই দাখিল কৰে যেন।

৪. মেণ্ডেট প্ৰপত্ৰত উল্লেখিত বেংকৰ তথ্যপাতিসমূহ যদি বিনিয়োগকাৰীয়ে দাখিল কৰা নাই, তেওঁলোকলৈ প্ৰমাণপত্ৰ (পেমেণ্ট অৰ্ডাৰ) পঠিওৱাৰ সুবিধাৰ কাৰণে ইয়াৰ লগত পঠোৱা অনুবন্ধ ১ক সম্পূৰ্ণকৈ পূৰ কৰি আৰু আৱশ্যকীয় স্থানত ৰেভিনিউ ষ্টাম্প লগোৱা ৰছিদত দায়মুক্তি দি ঘূৰাই পঠিয়াব লাগিব।

৫. প্ৰযোজ্য নিৰ্দেশাৱলী মতে, পৰিশোধৰ ধনৰাশি ১ লাখ টকাৰ অধিক হ'লে বিনিয়োগকাৰীয়ে নিজৰ PAN/GIR নম্বৰৰ সবিশেষ দাখিল কৰিব লাগিব(অথবা PAN/GIR নম্বৰ নাথাকিলে প্ৰপত্ৰ নং ৬০ যোগে ঘোষণা পত্ৰ দাখিল কৰিব লাগিব)।

৬. ভাৰত চৰকাৰৰ ২৮ পেব্ৰুৱাৰী ২০০৩ তাৰিখৰ অধিসূচনা নং F.4(5) W & M/2002 অনুসৰি পৰিপক্কতাৰ তাৰিখ আৰু তাৰ পিছৰ পৰা এই বিনিয়োগৰ বাবে সুদ দিয়া নহয়।

৭. দেয় তাৰিখতে পৰিশোধ কৰাৰ সুবিধাৰ্থে আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য নথিপত্ৰ/তথ্যপাতি সমূহ ২০ দিন আগতে দাখিল কৰে যেন।

আপোনাৰ বিশ্বাসী

স্বাক্ষৰ

(নাম আৰু পদনাম)

অনুবন্ধ ১ক

পৰা

প্ৰতি

শাখা পৰিচালক

মহাশয়া/মহাশয়,

৬.৫% চেভিংচ বণ্ড আঁচনি ২০০৩ৰ পৰিশোধ

৬.৫% চেভিংচ বণ্ড আঁচনি ২০০৩ ৰ অধীনত মোৰ/আমাৰ BLA ত কৰা নিম্নোক্ত বিনিয়োগিত
ৰাশি প্ৰদান আদেশ (payment order) যোগে আদায় দিবলৈ অনুৰোধ আৰু কৰ্তৃত্ব প্ৰদান
কৰিলো।

BLA নং	বিনিয়োগৰ তাৰিখ	বিনিয়োগিত ৰাশি	পৰিপক্কতাৰ তাৰিখ	সুদ	মুঠৰাশি
সৰ্বমুঠ					

আপোনাৰ বিশ্বাসী

স্বাক্ষৰ (সমূহ)

নাম

*মোৰ/আমাৰ বিপদশংকা আৰু দায়িত্ব ডাক/ কুৰিয়াৰযোগে প্ৰদান আদেশ পঠিয়াবলৈ আৰু মোৰ
/আমাৰ অনুপস্থিতিত ঘৰত থকা যিকোনো লোকক বিতৰণ কৰিবলৈ অনুৰোধ জনালো।

*প্ৰযোজ্য নহ'লে কাটি দিব।

প্ৰাপ্তি ৰচিদ

(প্ৰাধিকৃত বেংক/শাখাৰ নাম)ৰ পৰা উপৰোল্লিখিত বিৱৰণ অনুযায়ী মোৰ/আমাৰ বি.এল.এ ৰ
বিপৰীতে ৬.৫% চেভিংচ বণ্ড ২০০৩ ৰ ক্ষেত্ৰত প্ৰযোজ্য মূলধন আৰু সুদৰ আকাৰত (সংখ্যা)
টকা (আখৰত) -----
টকাৰ) প্ৰাপ্তি স্বীকাৰ কৰা হ'ল।

নং

নাম (এক বা একাধিক)

আয়কৰ পেন নং

(যদিহে ধনৰাশি ১লাখ টকাৰ অধিক)

১.

২.

৩.

স্থান:-

তাৰিখ:-

(ৰেভিনিউ
ষ্টাম্প)
স্বাক্ষৰ)

ইলেক্ট্ৰনিক ক্লিয়েৰিং সেৱা (ক্রেডিট ক্লিয়েৰিং) আদেশ প্ৰপত্ৰ

(বিনিয়োগকাৰীয়ে ক্রেডিট ক্লিয়েৰিং পদ্ধতিৰে প্ৰতিদান ৰাশি/সুদ পাবলৈ বিচাৰিলে প্ৰযোজ্য)

১) বিনিয়োগকাৰীৰ নাম :

২) মেম্বাৰ আই ডি নং/বি এল এ নং :

৩) বেংকৰ বিষদ তথ্য পাতি

(ক) বেংকৰ নাম :

(খ) শাখাৰ নাম :

ঠিকনা :

টেলিফোন নং:

(গ) বেংকে দিয়া ... চেকত উল্লেখিত বেংক আৰু শাখাটোৰ ৯ সংখ্যাৰ ক'ড নম্বৰ:

(ঘ) একাউণ্ট (চেভিংচ, কাৰেণ্ট অথবা কেচ ক্রেডিট)ৰ ধৰণ আৰু ক'ড

(১০/১১/১৩):-

(ঙ) লেজাৰ আৰু লেজাৰ ফ'লিঅ' নং:-

(চ) (চেক বহীত উল্লেখিত) একাউণ্ট নং:-

(বেংক চাৰ্টিফিকেটৰ পৰিৱৰ্ত্তে নিজৰ কৰ্ত্তন কৰা এখন খালি চেকৰ পাত অথবা

চেকৰ ফটোকপি অথবা বেংকে দিয়া পাছবুকৰ প্ৰথম পৃষ্ঠাৰ ফটোকপি জমা দিলেও

আৱশ্যকীয় তথ্যপাতিবোৰ উলিয়াব পৰা যাব)।

8. **কাৰ্য্যকৰি হোৱাৰ তাৰিখ**

উপৰোল্লিখিত তথ্যপাতিবোৰ শুদ্ধ আৰু সম্পূৰ্ণ বুলি ঘোষণা কৰিলো। অসম্পূৰ্ণ অথবা অশুদ্ধ সূচনাৰ কাৰণে লেনদেন পলম অথবা কাৰ্য্যকৰি নহ'লে মই ব্যৱহাৰকাৰী প্ৰতিষ্ঠানক দায় দিব নোৱাৰিম। মই ঐচ্ছিক আমন্ত্ৰণ পত্ৰ পঢ়ি চাইছো আৰু আঁচনিখনৰ অংশগ্ৰহণকাৰী হিচাপে থকা মোৰ দায়বদ্ধতা বিমুক্ত কৰিবলৈ সন্মতি দিলো।

তাৰিখ:-

(-----)

বিনিয়োগকাৰীৰ স্বাক্ষৰ
(এক বা একাধিক)

আমাৰ অভিলেখা অনুযায়ী ওপৰত উল্লেখ কৰা তথ্যপাতিবোৰ শুদ্ধ বুলি প্ৰমাণীকৰণ কৰা হ'ল।

বেংকৰ মোহৰ:-

তাৰিখ:-

(-----)

বেংকৰ কৰ্তৃত্বশীল বিষয়াৰ স্বাক্ষৰ